

সম্প্রসাৰণ বুলেটিন নং ৬/২০১১-১২

তিল খেতিৰ উন্নত কৃষি প্ৰণালী



ড° অমল চন্দ্ৰ শৰ্মা

পাৰভেজ আহমেদ

কপক কুমাৰ নাথ

কৃষি বিজ্ঞান কেন্দ্ৰ
অসম কৃষি বিশ্ববিদ্যালয়
তিনিটু কীয়া

তিল খেতি অসমত বৈদিক যুগৰ পৰাই এবিধ জনপ্ৰিয় খেতি। তিলৰ পৰা খোৱা তেল পোৱা যায়। তিলৰ বীজত ৩৮-৫৪ শতাংশ তেল আৰু ১৮-২৫ শতাংশ প্রটিন থাকে। তিলৰ খলিহৈ পশুখাদ্য হিচাবে বৰ পুষ্টিকৰ আৰু সাৰ হিচাবেও বহুল পৰিমাণে প্ৰয়োগ হৈ থাকে। তিল তেল বিভিন্ন উদ্যোগত যেনে চাৰোন, প্ৰসাধন সামগ্ৰী, সুগন্ধিযুক্ত সামগ্ৰী, কীটনাশক ও ভেষজ দ্রব্যৰ প্ৰস্তুতিতো ব্যৱহাৰ কৰা হয়। তিল তেল কেশ তেল হিচাবেও বজাৰত চাহিদা আছে।

যদিও অসমত তৈলবীজ শস্যবোৰৰ ভিতৰত সৱিযহৰ পাছতে তিলৰ স্থান তথাপি তিল খেতিৰ সমাদৰ অসমত তেনেই কম দেখা যায়। মধ্য আৰু নামনি অসমৰ ফালে বেছিভাগ অঞ্চলত কৃষকে তিল খেতি কৰে। কিন্তু উজনি অসমত তিল খেতি কৰা কৃষকৰ সংখ্যা খুউব কম পৰিলক্ষিত হয়। অসমত যি সকল কৃষকে তিল খেতি কৰে সেই সকলেও উপযুক্ত উন্নত জাত, বিজ্ঞানসন্মত কৃষি পদ্ধতি, চাহিদাপূৰ্ণ বজাৰৰ অভাৱত আশা কৰা মতে অধিক লাভ নোপোৱাতো প্ৰায় লক্ষ্য কৰা যায়। তিলৰ অধিক উন্নত জাত, বিজ্ঞানসন্মত কৃষি পদ্ধতি আদিৰ জ্ঞান আহৰণ কৰি লৈ খেতি কৰিলে হেষ্টোৰে প্ৰতি গড় উৎপাদন আৰু অধিক বৃদ্ধি কৰিব পৰা যাব।

জলবায়ু : তিল খেতিৰ বাবে সামান্য উষণ জলবায়ুৰ প্ৰয়োজন। সেইবাবে খাৰিফ বতৰত ইয়াৰ খেতি কৰা যায়। গ্ৰীষ্মকালীন শস্য হিচাবেও ইয়াৰ খেতি কৰা যায়। কিন্তু অতিমাত্ৰা বৰষুণ হোৱা অঞ্চলত পথাৰত যাতে পানী জমা নহয় তাৰ প্ৰতি দৃষ্টি নাৰাখিলে শস্য নষ্ট হোৱাৰ সন্ধারনা থাকে।

জাত : অসমৰ সকলো অঞ্চলৰ বাবে উপযোগী কিছুমান উচ্চ উৎপাদনক্ষমতা সম্পন্ন জাত অসম কৃষি বিশ্ববিদ্যালয় দ্বাৰা অনুমোদিত হৈছে। এই উচ্চ উৎপাদনক্ষমতা সম্পন্ন জাতবিলাক হ'ল - মাধবী, গৌৰী, বিনায়ক, এস টি - ১৬৮৩ আৰু পাঞ্জাৰ তিল নং - ১ ইত্যাদি।

মাধবী, গৌৱী, বিনায়ক - কৃষি কাল ৭৫-৮০ দিন, বীজৰ বঙ কলা বাদামী আৰু ইয়াত ৪৪-৪৬ শতাংশ তেল থাকে। ফচল উৎপাদনক্ষমতা বিঘাই প্ৰতি গড়ে ১.০-১.২ কুইন্টল।

এস টি - ১৬৮৩ - কৃষি কাল ৯০-৯৫ দিন, বীজৰ বঙ্গ কলা বাদামী, ফচল উৎপাদন ক্ষমতা বিঘাই প্রতি গড়ে ১.০-১.২ কুইন্টল।

পাঞ্চাব তিল নং - ১ - কৃষি কাল ৭৫-৮৫ দিন, বীজৰ বঙ্গ বগা আৰু বীজত ৫০ শতাংশ তেল থাকে। ফচল উৎপাদন ক্ষমতা বিঘাই প্রতি গড়ে ১.০-১.২ কুইন্টল।

মাটি নির্বাচন আৰু প্ৰস্তুতি : ওখ, পানী জমা নোহোৱা, বলিচইয়া বা প্ৰমুদাযুক্ত মাটি তিল খেতিৰ কাৰণে বিশেষ উপযোগী। পানী জমা হৈ নাথাকে অথচ মাটিত জীপ থাকে, এই ধৰণৰ মাটিত তিল খেতি ভাল হয়। তদুপৰি যিবিলাক মাটিত বন-বাতে সমস্যাৰ সৃষ্টি কৰে তেনেকুৱা মাটিত তিল খেতি কৰি বন-বাত নিয়ন্ত্ৰণ কৰিব পাৰি। মাটি ২-৩ বাৰ মান হাল বাই মৈ দি আৰু বন-বাত পৰিষ্কাৰ কৰি মিহিকৈ প্ৰস্তুত কৰিব লাগে।

সিঁচা সময় : তিল সিঁচা নহয় আহাৰ-শাওন মাহৰ পৰা আৰম্ভ হয় আৰু কাতি মাহৰ শেষৰ পিলে ফচল চপোৱা হয়। আহাৰ মাহৰ মাজৰ পৰা ভাদ মাহৰ মাজলৈকে বীজ সিঁচিব পাৰি অৰ্থাৎ জুলাইৰ পৰা আগষ্ট পৰ্যন্ত। গ্ৰীষ্মকালীন শস্য হিচাবে খেতি কৰিলে এপ্ৰিলত বীজ সিঁচি জুন মাহত ফচল পাব পৰা যায়।

সিঁচা পদ্ধতি : তিলৰ বীজ হাতেৰে ছুটিয়াই বা শাৰীত সিঁচিব পাৰি। শাৰী শাৰীকৈ সিঁচিলে শাৰীৰ পৰা শাৰীৰ ব্যৱধান ৩০ চেংমিঃ আৰু গছৰ পৰা গছৰ ব্যৱধান ১৫ চেংমিঃ হোৱা উচিত। তিলৰ বীজবোৰ সক আৰু পাতল হোৱা বাবে সিঁচাৰ সময়ত বীজবোৰ শুকান মাটি বা বালিৰ লগত মিহলি কৰিলে সিঁচিব লাগে। এবিধা মাটিব বাবে বীজৰ পৰিমাণ হ'ল ৬০০ গ্ৰাম। বীজবোৰ বেভিটিন বা হিবাম আদি ভেকুৰনাশক ঔষধেৰে (২ গ্ৰাম প্রতি কিঃগ্রাঃ বীজৰ বাবে) শোধন কৰি লব লাগে। শোধিত বীজ ১ ফুট দূৰত্বত ১ ইঞ্চি গভীৰতাত সিঁচিব লাগে। গজি উঠাৰ ১০-১৫ দিন পিছত ৬ ইঞ্চি দূৰত্বত একোডাল গছ বৰ্খা প্ৰয়োজন।

সাৰ প্ৰয়োগ : এবিধা মাটিত তিল খেতি কৰিলে ৯ কিঃগ্রাঃ ইউৰীয়া, ১৯ কিঃগ্রাঃ একক চুপাৰ ফচফেট আৰু ৫ কিঃগ্রাঃ মিউৰিয়েট অৱ পটাচ সাৰৰ প্ৰয়োজন হয়। গোটেইখিনি সাৰ বীজ সিঁচাৰ এদিন আগে মাটিত প্ৰয়োগ কৰি ভালদৰে মিহলাই দিব লাগে। ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলেও মাটিত পচন সাৰ প্ৰয়োগ কৰা অস্তি

দৰকাৰ। কাৰণ পচন সাৰে মাটিৰ গুণাগুণ বৃদ্ধিত সহায় কৰে। সেইবাবে মাটি প্ৰস্তুতি কৰাৰ সময়ত বিঘাই প্ৰতি ৮-১০ কুইন্টল গোৱৰ বা পচন সাৰ প্ৰয়োগ কৰি মাটিৰ লগত ভালদৰে মিহলাই দিব লাগে।

শস্যৰক্ষা : তিল খেতিৰ প্ৰধান শক্ত হ'ল সুট ওয়েবাৰ (Shoot webber) নামৰ এক প্ৰকাৰ বিছা জাতীয় পোক। এই পোকে কুমলীয়া পাত আৰু গুটি থায়। এই পোক নিয়ন্ত্ৰণৰ বাবে মনোক্রষ্টফচ্ ৪০ ই চি ঔষধ ১ মিলিলিটাৰ অথবা নূভান ১০০ ই চি আধা মিলিলিটাৰ এক লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। এবিধাৰ বাবে প্ৰায় ১০০ লিটাৰ মিশ্ৰণৰ প্ৰয়োজন হয়।

তিল খেতিত আক্ৰমণ কৰা বেমাৰৰ ভিতৰত ব্লাইট আৰু গুৰি পচা এই দুটাই প্ৰধান। বীজবোৰ বেভিট্টিন আৰু থিৰাম আদি ভেকুঁৰনাশক ঔষধৰ মিশ্ৰণত (২ গ্ৰাম প্ৰতি কিংগ্ৰাম বীজৰ বাবে) শোধন কৰিলে বেমাৰৰ আক্ৰমণৰ সন্তাৱনা নাথাকে। ইয়াৰ উপৰিও গুৰি পচা বেমাৰত আক্ৰান্ত হোৱা গছবিলাক উভালি আঁতৰাই পেলাব লাগে।

শস্য চপোৱা : ৭৫-৯০ দিনৰ পিছত তিল চপাবৰ হয়। গছৰ পাত আৰু কাণ হালধীয়া হৈ পাতবোৰ সৰি পৰিলে আৰু দুই এটা চিৰা ফাটিবলৈ আৰম্ভ কৰিলে তিল চপাবৰ হয়। ফচল কাটোতে পলম কৰিলে গুটিবোৰ ফাটি বীজ নষ্ট হব পাৰে। গতিকে বিজ্ঞানসম্মত কৃষি পদ্ধতিত তিল খেতি কৰিলে গড় হিচাবে বিঘাই প্ৰতি ১.০-১.২ কুইন্টল ফচল আশা কৰিব পৰা যায়।